

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত হ'ল অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী

পৰিৱেশ আৰু বন ইত্যাদি বিভাগ তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰিলে যোগ দিৱসৰ কাৰ্যসূচীত

কামৰূপ, আমিনগাঁও ২১ জুন: ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত আয়োজিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন ইত্যাদি বিভাগ তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ সৌজন্যত, কামৰূপ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা আয়ুৰ্বেদিক চিকিৎসা সঙ্ঘৰ সহযোগত আয়োজিত এই যোগ দিৱসৰ অনুষ্ঠান বন্তি প্ৰক্ষলনৰে শুভাৰম্ভ কৰাৰ পিছত নিজৰ আদৰ্শী ভাষণত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে যোগৰ জনপ্ৰিয়তা ভাৰতৰ পৰিসীমা নেওচি এতিয়া সমগ্ৰ বিশ্বতে বৃদ্ধি হৈছে বুলি কয়।

ইয়াৰ পিচতে খগেন কলিতা আৰু তেওঁৰ সহযোগী সকলে পৰিচালনা কৰা যোগ অনুশীলনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত সকল, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উপৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান তথা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে।

উক্ত অনুষ্ঠানতে যোৱা ১৫ জুনত জিলা ভিত্তিত অনুষ্ঠিত হোৱা যোগাসন প্ৰতিযোগিতাৰ ৪টা শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগী সকলক মান-পত্ৰ বিতৰণ কৰে পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অনুষ্ঠানত যোগ আলোচনা চক্ৰ আৰু একক তথা দলীয় যোগ প্ৰদৰ্শন কৰা হয়।

আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে সিদ্ধাৰ্থ গোস্বামী, প্ৰণৱ দত্ত গোস্বামী, কমল বৰুৱা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱ শৰ্মা, আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ নমিতা বৈশ্য, আয়ুষৰ কামৰূপ জিলাৰ ন'ডেল বিষয়া ডাঃ অৰবিন্দ দাস প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

আনহাতে ছয়গাঁওৰ চণ্ডিকা দেৱালয়ত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশীষ কুমাৰ ভূটানী, কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, মহকুমা স্বাস্থ্য বিষয়কে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ উপৰি শ্ৰীৰামকৃষ্ণ শংকৰ ধামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, জিলা পৰিষদৰ আঞ্চলিক সদস্য, ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিয়ে অংশ লয়। আনহাতে বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত পিংগলেশ্বৰ দেৱালয়ৰ কৰ্মকৰ্তাকে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।